



আপোনাৰ ব্যয়ৰ শিতানবোৰ বুজি লওঁক।






আয়তকৈ খৰছৰ মাত্ৰা অধিক নকৰিব।





অনারশ্যকীয় খৰছ বন্ধ কৰক
আৰু
আপোনাৰ সঞ্চয় বৃদ্ধি কৰক।





সুপৰিকল্পিত অৰ্থনৈতিক আঁচনিৰ দ্বাৰা
আপোনাৰ লক্ষ্যত উপনীত হওঁক।





মদ্য পান



জুৰা খেলা



ধপাত সেৱণ



উৎসৱ



তীৰ্থ ভ্ৰমণ



বায়ু বহুল চৰ্বৰ সামগ্ৰীৰ ক্ৰয়



গৃহ



শিক্ষা



খাদ্য আৰু বস্ত্ৰ






প্ৰয়োজন সীমিত, তাৰবাবে খৰছ কৰক

মনে বিচৰাখিনি অসীম, তাৰবাবে খৰছ কমকৈ কৰক

কুকৰ্ম বিপদ জনক, গতিকে পৰিত্যাগ কৰক

খৰছ কৰাৰ আগতে আকৌ এবাৰ ভাবক।





আপোনাৰ নিজৰ ধন খৰছ কৰক





শিক্ষা



ব্যৱসায়

খৰছ কমকৈ কৰিলে আপুনি
অধিক সঞ্চয় কৰিব পাৰিব।





আপোনাৰ নিজৰ ধন খৰছ কৰক



শিক্ষা



ব্যৱসায়

খৰছ কমকৈ কৰিলে আপুনি
অধিক সঞ্চয় কৰিব পাৰিব।





আপোনাৰ কষ্টোপার্জিত ধন নেহেৰুৱাব,
সদায় বেংক একাউণ্টত সঞ্চিত ধন জমা কৰক।





বেংকত থকা এটা চেভিংচ একাউন্ট
সকলো ধৰণৰ সেৱাৰ চাবি কাঠী।





বেংক এতিয়া আপোনাৰ দুৱাৰ দলিত।





আপোনাৰ ধাৰৰ বোজা পাতলাওঁক;
অন্যথা ধাৰে আপোনাক নিঃশেষ কৰিব।





কোনো উৎপাদনমূলক কামৰ বাবে ধাৰ কৰক
যিয়ে আপোনাৰ আয় বৰ্দ্ধন কৰে।



মহাজন



বেংক



বেঙ্কৰ কাৰ্যকলাপ কটকটীয়া
আৰু কম সুতত ঋণ দিয়ে।





বেঙ্কে আপোনাৰ সকলো প্ৰয়োজন পূৰণ কৰে।





বিত্তীয় অন্তর্ভুক্তি — উন্নতিৰ বৃক্ষ।



...এতিয়া



তেমুে,

বেঙ্কত খোজ পেলাওঁক, দাৰিদ্ৰতাক উলিয়াই পঠাওঁক।

